

2026

(Regular)

Commerce (IDC)

Paper Code : CM-ID-2113

Paper Name : Financial Planning

Time : 2 hours

Full Marks : 45

The figures in the margin indicate full marks for the questions
Answer either in English or in Assamese

1. Answer very briefly :

1×4=4

চমুকৈ উত্তৰ দিয়া :

a) What is Personal Finance ?

ব্যক্তিগত বিত্ত মানে কি ?

b) What is Financial Planning ?

আর্থিক পৰিকল্পনা মানে কি ?

c) Define Insurance.

বীমাৰ সংজ্ঞা দিয়া।

d) What is E-Investment ?

ই-বিনিয়োগ মানে কি ?

2. Answer the following :

2×3=6

তলত দিয়াবোৰৰ উত্তৰ দিয়া :

a) Mention two purpose of Insurance.

বীমাৰ দুটা প্রধান উদ্দেশ্য উল্লেখ কৰা।

b) What are the two benefits of Financial Planning ?

বিত্তীয় পৰিকল্পনাত দুটা প্রধান লাভালাভ কি ?

c) Mention two Life Insurance Schemes.

দুটা জীৱন বীমা আঁচনিৰ নাম উল্লেখ কৰা।

3. Answer the following questions (*any three*) :

5×3=15

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া (*যিকোনো তিনিটা*) :

- What are the features of Personal Finance ? Discuss in brief.
ব্যক্তিগত বিত্তৰ বৈশিষ্ট্যসমূহ কি কি ? আলোচনা কৰা।
- What are the benefits of Savings ? Discuss.
সঞ্চয়ৰ সুবিধাসমূহ কি কি ? আলোচনা কৰা।
- Discuss the concept of Risk Management in Financial Planning.
আৰ্থিক পৰিকল্পনাত বিপদসংকা ব্যৱস্থাপনাৰ ধাৰণা সম্পৰ্কে আলোচনা কৰা।
- What are the steps involved in Financial Planning. Discuss.
বিত্তীয় পৰিকল্পনাত জড়িত পদক্ষেপসমূহ কি কি ? আলোচনা কৰা।
- Discuss in brief the need for Protection Planning.
প্ৰতিৰক্ষা পৰিকল্পনাৰ প্ৰয়োজনৰ সম্পৰ্কে আলোচনা কৰা।
- What are the factors to be considered when buying a Health Insurance Policy ?
স্বাস্থ্য বীমা পলিচি ক্ৰয় কৰাৰ সময়ত বিবেচনা কৰিবলগীয়া কাৰকসমূহৰ বিষয়ে আলোচনা কৰা।

4. Answer the following questions (*any two*) :

10×2=20

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া (*যিকোনো দুটা*) :

- Discuss in details about the various Life & Non-Life insurance schemes.
জীৱন বীমা আঁচনিসমূহ আৰু অনা-জীৱন বা সাধাৰণ বীমা আঁচনিসমূহ আলোচনা কৰা।
- Discuss the concept and measurement of Returns and Risk for various Asset Class.
বিভিন্ন শ্ৰেণীৰ সম্পত্তিৰ আয় আৰু বিপদ শংকাৰ ধাৰণা আৰু পৰিমাণ আলোচনা কৰা।

- c) Discuss about the various types of personal finance.
ব্যক্তিগত বিত্তৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে আলোচনা কৰা।
- d) Discuss about the measurement of Portfolio Risk and Return.
পৰ্টফলিঅৰ বিপদশংকা আৰু আয় পৰিমাপ কৰাৰ বিষয়ে আলোচনা কৰা।

